

1 (Sem-5/FYUGP) BCM 410 MJ

2 0 2 5

COMMERCE (Finance)

Paper : BCM0501004

(Financial Services)

Full Marks : 60

Time : 2½ hours

*The figures in the margin indicate full marks
for the questions*

Answer either in English or in Assamese

1. Choose the correct option/Answer the following : 1×8=8

তলত দিয়াবোৰৰ শুদ্ধ বিকল্পটো বাছি উলিওৱা/উত্তৰ লিখা :

- (a) The main function of financial services is to

বিত্তীয় সেৱাৰ মুখ্য কাৰ্য হ'ল

- (i) increase taxes

কৰ বৃদ্ধি কৰা

- (ii) facilitate financial intermediation

বিত্তীয় মধ্যস্থতা সহজ কৰা

(2)

- (iii) control inflation
মুদ্রাস্ফীতি নিয়ন্ত্ৰণ কৰা
- (iv) reduce government expenditure
চৰকাৰী ব্যয় হ্ৰাস কৰা
- (b) Leasing is an example of a fund-/fee-based financial service.
লিজিং হৈছে এটা পুঁজিভিত্তিক/অনা পুঁজিভিত্তিক বিত্তীয় সেৱাৰ উদাহৰণ।
- (c) Under a hire purchase agreement, ownership is transferred
ভাড়া ক্ৰয় চুক্তিৰ অধীনত, মালিকানা হস্তান্তৰ হয়
- (i) immediately after signing the agreement
চুক্তি স্বাক্ষৰৰ লগে লগে
- (ii) after payment of all instalments
সকলো কিস্তি পৰিশোধৰ পিছত
- (iii) at the discretion of the dealer
বিক্ৰেতাৰ বিবেচনাৰ ওপৰত
- (iv) after the first instalment
প্ৰথম কিস্তি পৰিশোধৰ পিছত

(3)

- (d) Merchant Banking primarily deals with
সদাগৰী বেংকিং মূলত সম্পৃক্ত
- (i) retail banking services
খুচুৰা বেংকিং সেৱাসমূহৰ সৈতে
- (ii) issue management and corporate advisory services
বিলি ব্যৱস্থাপনা আৰু কর্পোৰেট উপদেশমূলক সেৱাসমূহৰ সৈতে
- (iii) savings and current accounts
সঞ্চয় আৰু চলিত একাউন্টৰ সৈতে
- (iv) agricultural credit
কৃষি ঋণৰ সৈতে
- (e) Merchant Banking was first introduced in India by
ভাৰতত প্ৰথমবাৰ বাবে সদাগৰী বেংকিং প্ৰৱৰ্তন কৰিছিল
- (i) ICICI Bank
- (ii) State Bank of India
- (iii) Grindlays Bank
- (iv) Axis Bank
- (f) Mutual funds help investors primarily by
মিউচুৱেল ফান্ড বিনিয়োগকাৰীসকলক মুখ্যভাৱে সহায় কৰে
- (i) providing guaranteed returns
নিশ্চিত মুনাফা প্ৰদান কৰি

(4)

- (ii) diversifying risk
বিপদ বৈচিত্ৰ্যকৰণ কৰি
- (iii) offering tax-free interest
কৰ-মুক্ত সুদ প্ৰদান কৰি
- (iv) fixing interest rates
স্থিৰ সুদ হাৰ নিৰ্ধাৰণ কৰি
- (g) Which enactment regulates depositories in India?
ভাৰতত ডিপ'জিটৰী নিয়ন্ত্ৰণ কৰা আইনখনৰ নাম কি ?
- (h) Which of the following are common exit routes for a Venture Capital Fund?
তলত দিয়া কোনবোৰ হৈছে ভেঞ্চাৰ কেপিটেল ফান্ডৰ সাধাৰণ প্ৰস্থান পথ ?
- (i) Public issue and Buyback by promoters
ৰাজহুৱা বিলি আৰু প্ৰবৰ্তক দ্বাৰা পুনঃক্ৰয়
- (ii) Bank loan repayment and Insurance claim
বেংক ঋণ প্ৰত্যাহৰ্তন আৰু বিমা দাবী
- (iii) Bonus issue and Rights issue
বোনাছ বিলি আৰু স্বত্ব বিলি
- (iv) Dividend payout and Debenture issue
লাভ্যাংশ বিতৰণ আৰু ঋণপত্ৰ বিলি

(5)

2. Answer any six from the following questions :

2×6=12

তলত দিয়া প্ৰশ্নসমূহৰ যি কোনো ছয়টাৰ উত্তৰ দিয়া :

- (a) Give the meaning of financial services.
বিত্তীয় সেৱাৰ অৰ্থ লিখা।
- (b) Write two unique features of Financial services.
বিত্তীয় সেৱাৰ দুটা অনন্য বৈশিষ্ট্য লিখা।
- (c) Describe two prominent types of leasing.
লিজিঙৰ দুটা প্ৰধান প্ৰকাৰ বৰ্ণনা কৰা।
- (d) Name any two leasing companies in India.
ভাৰতৰ যি কোনো দুটা লিজিং কোম্পানীৰ নাম লিখা।
- (e) How do the Commercial Banking, Development Banking and Merchant Banking differ from each other?
বাণিজ্যিক বেংকিং, উন্নয়নী বেংকিং আৰু সদাগৰী বেংকিংৰ মাজত পাৰ্থক্য কি ?
- (f) What is meant by Portfolio Management?
প'ৰ্টফ'লিঅ' ব্যৱস্থাপনা বুলিলে কি বুজা ?

(6)

(g) How is NAV (Net Asset Value) computed?

NAV কেনেদৰে গণনা কৰা হয়?

(h) Explain the concept of Asset Management Company.

সম্পদ ব্যৱস্থাপনী কোম্পানীৰ ধাৰণাটো বুজাই দিয়া।

(i) What is dematerialization?

ডিম্বেটেৰিয়েলাইজেচন মানে কি বুজায়?

(j) What type of records are maintained by depositories?

ডিপ'জিটৰীত কি ধৰণৰ ৰেকৰ্ড সংৰক্ষণ কৰা হয়?

3. Answer any four of the following : 5×4=20

তলত দিয়া যি কোনো চাৰিটা প্ৰশ্নৰ উত্তৰ দিয়া :

(a) Explain the fund-based financial services provided by the financial institutions.

বিত্তীয় প্ৰতিষ্ঠানসমূহে প্ৰদান কৰা পুঁজি-ভিত্তিক বিত্তীয় সেৱাসমূহ বৰ্ণনা কৰা।

(b) Write in detail about the recent innovation in financial service sector of India.

ভাৰতবৰ্ষত বিত্তীয় সেৱাৰ ক্ষেত্ৰত হোৱা উদ্ভাৱনসমূহ বহুলাই লিখা।

(c) Elucidate the evolution of leasing in India.

ভাৰতত লিজিঙৰ বিৱৰ্তনৰ বিষয়ে ব্যাখ্যা কৰা।

(7)

(d) "Leasing and hire purchase are not different." Do you agree? Justify your answer.

“লিজিং আৰু ভাড়া ক্ৰয়ৰ মাজত কোনো পাৰ্থক্য নাই।”
তুমি একমত হয়নে? যুক্তিসহ উত্তৰ লিখা।

(e) Describe the main functions of merchant bankers.

সদাগৰী বেংকিংৰ মুখ্য কাৰ্যসমূহ বৰ্ণনা কৰা।

(f) Differentiate between Open-ended and Close-ended Mutual Fund schemes.

উন্মুক্ত আৰু বন্ধ মিউচুৱেল ফান্ডৰ মাজত পাৰ্থক্য লিখা।

(g) How does investing in mutual funds benefit the investors?

মিউচুৱেল ফান্ডত বিনিয়োগ কৰাৰ দ্বাৰা
বিনিয়োগকাৰীসকলে কেনেদৰে লাভান্বিত কৰে?

(h) What is venture capital? Describe its distinguishing features.

ভেঞ্চাৰ কেপিটেল বুলিলে কি বুজা? ইয়াৰ বৈশিষ্ট্যবোৰ
বৰ্ণনা কৰা।

4. Answer any two questions from the following : 10×2=20

তলৰ যি কোনো দুটা প্ৰশ্নৰ উত্তৰ দিয়া :

(a) Discuss the evolution and growth of financial services in India.

ভাৰতত বিত্তীয় সেৱাসমূহৰ বিৱৰ্তন আৰু বিকাশৰ বিষয়ে
আলোচনা কৰা।

- (b) Examine the advantages and limitations of leasing from the perspectives of both lessor and lessee.

লিজিংৰ সুবিধা আৰু সীমাবদ্ধতাসমূহ লেছৰ আৰু লেছি
দুয়োজনৰ দৃষ্টিকোণৰ পৰা বিশ্লেষণ কৰা।

- (c) Discuss the services rendered by merchant bankers. Explain the role of SEBI in regulating the merchant banking options in India.

সদাগৰী বেংকাৰে প্ৰদান কৰা সেৱাসমূহৰ বিষয়ে
আলোচনা কৰা। লগতে ভাৰতত সদাগৰী বেংকিং
বিকল্পসমূহৰ নিয়ন্ত্ৰণত SEBIৰ ভূমিকা বুজাই লিখা।

- (d) Give a detailed account of the classification of mutual funds.

মিউচুৱেল ফান্ডৰ শ্ৰেণীবিভাজনৰ এটা বিস্তাৰিত বিৱৰণ
দিয়া।

- (e) Venture capital finance is provided to a venture capital undertaking at different stages of its life cycle as per requirements. Explain the various stages.

ভেঞ্চাৰ কেপিটেল বিত্ত উদ্যোগসমূহক ইয়াৰ জীৱনচক্ৰৰ
বিভিন্ন পৰ্যায়ত প্ৰয়োজন অনুসৰি প্ৰদান কৰা হয়। এই
পৰ্যায়সমূহ বিৱৰণসহ বুজাই দিয়া।

★★★